

পাম শক্তিৰ উৎস সমূহ



ধান উৎপাদন কাৰ্যত পাম শক্তি হিচাপে মানব, পশুধন আৰু মন্ত্ৰ ব্যবহাৰ কৰা হয়।

মানব শক্তি :

কৃষি পামৰ বহু কাম মানুহে নিজে কৰে। মানুহৰ দ্বাৰা কৰা কাৰ্যবিনিময় মানব শক্তি ব্যবহৃত হোৱা বুলি ধৰা হয়।

মানব শক্তিৰদ্বাৰা কৰা কাম আৰু প্ৰযোজনীয় সময়ৰ তালিকা :

- মাটি প্ৰাঞ্চৰণৰ প্ৰতি হেক্টেৰত ১২০-১৬০ দিন
- ধান প্ৰতিষ্ঠাপন : প্ৰতি হেক্টেৰত ২৫-৩৫ দিন
- নিৰণি : প্ৰতি হেক্টেৰত ৩০-৪০ দিন
- খেতি চাপোৱা আৰু পৰিবহন : প্ৰতি হেক্টেৰত ৩০-৪০ দিন
- কেবল পৰিবহন : প্ৰতি হেক্টেৰত ৫-১০ দিন



পশুধন শক্তি :

ভালেমান দেশত এতিয়াও পশুধন শক্তিয়ে কৃষি কাৰ্যত মুখ্য ভূমিকা পালন কৰি আছিছো।

বোকা মাটিত মই আৰু শুকান মাটিত বলাধৈৰে হাল বাবলৈ সহজ। প্ৰতি হেক্টেৰ হাল বাবলৈ এটা পশুধনে ১০-১২ দিন সময় লাগ।

মন্ত্ৰচালিত ট্ৰেক্টৰ :

ধান খেতিৰ বাবে দুই ধৰণৰ যন্ত্ৰচালিত ট্ৰেক্টৰ ব্যবহাৰ কৰা হয়।

- দুচকীয়া ট্ৰেক্টৰ
- চাৰিচকীয়া ট্ৰেক্টৰ

দুচকীয়া ট্ৰেক্টৰ :

দুই চকাযুক্ত ট্ৰেক্টৰক সাধাৰণতে পাৰাৰচিলাৰ বা লো বা স্টিলৰ মই বা হাতেৰে চলোৱা

ট্ৰেক্টৰ বোলে। শুকান মাটিত হাল বাঁওতে আৰু পৰিবহনৰ সময়ত এনে ট্ৰেক্টৰত বৰবৰ

টায়াৰ ব্যবহাৰ কৰা হয়। বোকা মাটিত হাল বাঁওতে 'কেজ হউল' বৰকাৰাৰ হয়। ১২



হৰ্ষ পাৰাৰৰ এখন পাৰাৰ ট্ৰেক্টোৱে এদিনত ১ হেক্টেৰ মাটি বাব পাবে। অৱশ্যে এই

কাৰ্যত দুজন চালকৰ প্ৰযোজন হয়।

চাৰিচকীয়া ট্ৰেক্টৰ :

এনে ট্ৰেক্টৰ দুই ধৰণৰ :

(ক) দুচকীয়া ড্ৰাইভ

(খ) চাৰিচকীয়া ড্ৰাইভ



দুচকীয়া ড্ৰাইভ ট্ৰেক্টৰ সাধাৰণতে শুকান মাটি হাল বাবলৈ আৰু পৰিবহনত ব্যবহৃত হয়। বোকা মাটিত ব্যবহাৰ কৰিবলৈ 'কেজ হউল' লগাব
লাগে যাতে বোকাত পিছল নোখোৰাকৈ বাব পাবে।

চাৰিচকীয়া ড্ৰাইভ ট্ৰেক্টৰ ধান খেতিত ব্যবহাৰ কৰা এবিধ অতিকৈ জনপ্ৰিয় ট্ৰেক্টৰ। ২৫ ব পৰা ৩২০ হৰ্ষপাৰাৰ ক্ষমতা সম্পদ এনে ট্ৰেক্টৰৰ
ইধৰীৰ খৰচ দুচকীয়া ড্ৰাইভ ট্ৰেক্টৰতকৈ কম। এখন ১৮-২০ হৰ্ষপাৰাৰ ক্ষমতাসম্পদ চাৰিচকীয়া ড্ৰাইভ ট্ৰেক্টৰে ২-৩ ঘণ্টাত ১ হেক্টেৰ মাটি
চহাৰ পাবে।



